



অনুগ্ৰহ কৰি কেৱল কেপিটেল লেটাৰত আৰু ব্লেক বলপইণ্ট পেনেৰেহে তথ্যখিনি পূৰাওক (টোকা : “*” ত থকা আটাইবোৰ ফিল্ড বাধ্যতামূলক)

ঋণৰ উদ্দেশ্য*

- ☐ গৃহ উন্নীতকৰণ ☐ ব্যৱসায়িক সম্প্ৰসাৰণ
☐ পুনৰবিভাজন - গৃহনিৰ্মাণ ☐ পুনৰবিভাজন - ব্যৱসায়
☐ ঋণ একীকৰণ ☐ পৰিসম্পত্তি সৃষ্টি
☐ মিশ্ৰিত উপযোগ

তাৰিখ*

উপভোক্তাৰ ID*

শাখাৰ নাম

শাখাৰ কোড

ঋণৰ প্ৰকাৰ

- ☐ মুকলি বজাৰ ☐ বিদ্যমান উপভোক্তা

আবেদন কৰা ঋণৰ ধনৰাশি (₹ ত)

অৱধি (মাহত)

অগ্ৰাধিকাৰ দিয়া EMI (₹ ত)

আবেদনকাৰীৰ বিৱৰণ

(ব্লক লেটাৰত)

আবেদনকাৰীৰ প্ৰকাৰ

সম্বোধন*

প্ৰথম নাম*

মাজৰ নাম

শেহৰ নাম*

মাতৃৰ প্ৰথম

নাম (যদি আছে)

প্ৰথম নাম*

শেহৰ নাম*

ৰাষ্ট্ৰীয়তা

ধৰ্ম

শ্ৰেণী*

লিঙ্গ*

জন্মৰ তাৰিখ

সংযোজন*

অইতা

সংযোজন*

বৈবাহিক স্থিতি*

নিৰ্ভৰশীল লোকৰ সংখ্যা

ৰাষ্ট্ৰীয়তা

সাম্প্ৰতিক আবাসিক ঠিকনা*

ঠিকনাৰ শাৰী 1*

ঠিকনাৰ শাৰী 2*

ঠিকনাৰ শাৰী 3*

এলেকাৰ নাম

চহৰ/নগৰ/গাঁও*

জিলা*

ৰাজ্য*

পিনকোড*

মোবাইল নম্বৰ*

বৈকল্পিক মোবাইল নম্বৰ (+91)

ফোন নম্বৰ (STD কোডৰ সৈতে)

ই-মেইল ID* (ব্যক্তিগত)

সাম্প্ৰতিক বাসগৃহ

থকাৰ অৱধি

স্থায়ী ঠিকনা

ঠিকনাৰ শাৰী 1*

ঠিকনাৰ শাৰী 2*

ঠিকনাৰ শাৰী 3*

এলেকাৰ নাম

চহৰ/নগৰ/গাঁও*

জিলা*

ৰাজ্য*

পিনকোড*

ফোন নম্বৰ (STD কোডৰ সৈতে)

আবেদনকাৰী

☐ ব্যক্তিগত ☐ অনা-ব্যক্তিগত

☐ শ্ৰী ☐ কুমাৰী ☐ শ্ৰীমতী ☐ মেছাৰ্ছ

☐ পিতৃৰ নাম বা ☐ জীৱনসঙ্গীৰ নাম

☐ ভাৰতীয় ☐ প্ৰবাসী ভাৰতীয় ☐ অন্যান্য _____

☐ হিন্দু ☐ মুছলিম ☐ শিখ ☐ খ্ৰীষ্টিয়ান

☐ জোৰোষ্টিয়ান ☐ বৌদ্ধ ☐ জৈন ☐ অন্যান্য _____

☐ সাধাৰণ ☐ OBC ☐ SC* ☐ ST* ☐ NT

☐ অন্যান্য ☐ সংখ্যালঘু*

☐ পুৰুষ ☐ মহিলা ☐ তৃতীয় লিঙ্গ

☐ মাধ্যমিক ☐ উচ্চতৰ মাধ্যমিক ☐ স্নাতক/ডিপ্ল'মা

☐ স্নাতকোত্তৰ ☐ অন্যান্য

☐ বিবাহিত ☐ অবিবাহিত ☐ বিপত্নীক ☐ বিবাহ বিচ্ছেদ হোৱা

☐ (সন্তানকে ধৰি)

☐ ভাৰতীয় ☐ প্ৰবাসী ভাৰতীয় ☐ ভাৰতীয় মূলৰ লোক ☐ অন্যান্য

সহ-আবেদনকাৰী

☐ ব্যক্তিগত ☐ অনা-ব্যক্তিগত

☐ শ্ৰী ☐ কুমাৰী ☐ শ্ৰীমতী ☐ মেছাৰ্ছ

☐ পিতৃৰ নাম বা ☐ জীৱনসঙ্গীৰ নাম

☐ ভাৰতীয় ☐ প্ৰবাসী ভাৰতীয় ☐ অন্যান্য _____

☐ হিন্দু ☐ মুছলিম ☐ শিখ ☐ খ্ৰীষ্টিয়ান

☐ জোৰোষ্টিয়ান ☐ বৌদ্ধ ☐ জৈন ☐ অন্যান্য _____

☐ সাধাৰণ ☐ OBC ☐ SC* ☐ ST* ☐ NT

☐ অন্যান্য ☐ সংখ্যালঘু*

☐ পুৰুষ ☐ মহিলা ☐ তৃতীয় লিঙ্গ

☐ মাধ্যমিক ☐ উচ্চ-মাধ্যমিক ☐ স্নাতক/ডিপ্ল'মা

☐ স্নাতকোত্তৰ ☐ অন্যান্য

☐ বিবাহিত ☐ অবিবাহিত ☐ বিপত্নীক ☐ ডিভোর্সি

☐ (সন্তান সহ)

আবেদনকাৰীৰ সৈতে সম্পৰ্ক

☐ যদিহে সাম্প্ৰতিক বাসগৃহৰ লগত একেই হয় তেন্তে টিক মাৰক

KYC দস্তাবেজ

পরিচয়ৰ প্ৰমাণ*

PAN নম্বৰ*

আধাৰ নম্বৰ

পাছপৰ্ট নম্বৰ

ড্ৰাইভিং লাইচেন্স নম্বৰ

ভোটাৰ ID

NREGA জব কাৰ্ড

অন্যান্য (কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা
অধিসূচনাবদ্ধ যিকোনো দস্তাবেজ)
ID নম্বৰ

ঠিকনাৰ প্ৰমাণ*

আবেদনকাৰী

পাছপৰ্ট নম্বৰ ড্ৰাইভিং লাইচেন্স আধাৰ

ভোটাৰ ID NREGA জব কাৰ্ড

অন্যান্য

সহ-আবেদনকাৰী

পাছপৰ্ট নম্বৰ ড্ৰাইভিং লাইচেন্স আধাৰ

ভোটাৰ ID NREGA জব কাৰ্ড

অন্যান্য

জীৱিকাৰ বিৱৰণ

জীৱিকাৰ শ্ৰেণী*

বেতনভোগী ব্যৱসায় পেছাদাৰী অৱসৰপ্ৰাপ্ত

কৃষক অন্যান্য

নিয়োগকৰ্তা/ব্যৱসায়
নাম*

ঠিকনাৰ শাৰী 1*

ঠিকনাৰ শাৰী 2*

ঠিকনাৰ শাৰী 3*

এলেকাৰ নাম

চহৰ/নগৰ/গাঁও*

জিলা*

ৰাজ্য*

পিনকোড*

ফোন নম্বৰ (STD কোডৰ সৈতে)

ই-মেইল ID* (আনুষ্ঠানিক)

যদি বেতনভোগী*

কেন্দ্ৰীয়/ৰাজ্য চৰকাৰ পাইভেট লিমিটেড পাব্লিক লিমিটেড

ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান শৈক্ষিক প্ৰতিষ্ঠান

MNC স্বত্বধাৰী/অংশীদাৰিত্ব অন্যান্য

পদ

সাম্প্ৰতিক কৰ্ম অভিজ্ঞতা Y Y M M

মুঠ কৰ্ম অভিজ্ঞতা Y Y M M

যদি ব্যৱসায়ী*

ব্যৱসায়ী উৎপাদনকাৰী পাইকাৰী বিক্ৰেতা

সেৱা প্ৰদানকাৰী অন্যান্য

যদি পেছাদাৰী*

চিকিৎসক CA/CWA/CS স্বপতি অধিবক্তা

অন্যান্য

ব্যৱসায়/পেছা আৰম্ভ হোৱাৰ তাৰিখ D D M M Y Y Y Y

সংস্থাৰ প্ৰকাৰ*

স্বত্বধাৰীমূলক অংশীদাৰিত্ব LLP পাইভেট লিমিটেড

(ব্যৱসায়/পেছাদাৰী)

পাব্লিক লিমিটেড ন্যাস ছ'চাইটি HUF ব্যক্তিগত

বেতনভোগী ব্যৱসায় পেছাদাৰী অৱসৰপ্ৰাপ্ত

কৃষক অন্যান্য

কেন্দ্ৰীয়/ৰাজ্য চৰকাৰ পাইভেট লিমিটেড পাব্লিক লিমিটেড

ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান শৈক্ষিক প্ৰতিষ্ঠান

MNC স্বত্বধাৰী/অংশীদাৰিত্ব অন্যান্য

পদ

সাম্প্ৰতিক কৰ্ম অভিজ্ঞতা Y Y M M

মুঠ কৰ্ম অভিজ্ঞতা Y Y M M

ব্যৱসায়ী উৎপাদনকাৰী পাইকাৰী বিক্ৰেতা

সেৱা প্ৰদানকাৰী অন্যান্য

চিকিৎসক CA/CWA/CS স্বপতি অধিবক্তা

অন্যান্য

ব্যৱসায়/পেছা আৰম্ভ হোৱাৰ তাৰিখ D D M M Y Y Y Y

স্বত্বধাৰীমূলক অংশীদাৰিত্ব LLP পাইভেট লিমিটেড

পাব্লিক লিমিটেড ন্যাস ছ'চাইটি HUF ব্যক্তিগত

যোগাযোগৰ

ঠিকনা*

GST ৰ সৈতে পঞ্জীভুক্ত

যদি হয়, GSTIN

সাম্প্ৰতিক স্থায়ী কাৰ্যালয়

হয় নহয়

সাম্প্ৰতিক স্থায়ী কাৰ্যালয়

হয় নহয়

স্থান আৰু সম্পত্তিৰ বিৱৰণ

ভূমিৰ ক্ষেত্ৰফল (বৰ্গমিটাৰ)

নিৰ্মাণ হোৱা এলেকা (বৰ্গমিটাৰ)

স্বামিত্ব

অকল যুটীয়া ভূমিৰ প্ৰকাৰ নিষ্কৰ ভোগদখল সাময়িক পট্টা ভোগদখল কাৰ্পেট এৰিয়া বৰ্গমিটাৰ

সম্পত্তিৰ ঠিকনা

চহৰ/নগৰ

জিলা

ৰাজ্য

পিনকোড

চুক্তিৰ মান (₹)

লেণ্ডমাৰ্ক প্লট আৰু নিৰ্মাণৰ বাবে হোৱা খৰচ (₹)

বেংক একাউন্টৰ বিৱৰণ

	আবেদনকাৰী	সহ-আবেদনকাৰী
বেংকৰ নাম		
একাউন্টৰ প্ৰকাৰ	ছেভিংছ কাৰেণ্ট অভাৱভাৰ্ফ্ট	ছেভিংছ কাৰেণ্ট অভাৱভাৰ্ফ্ট
একাউন্ট নম্বৰ		
IFSC কোড		
শাখাৰ নাম		
ঋণৰ প্ৰতিসংদায় ৰীতি	☐ NACH/SI ☐ SI ☐ নগদধন	

পৰিয়ালৰ তথ্য আৰু ঘৰখনৰ আয় সম্পৰ্কীয় ঘোষণা

নাম	বয়স	আবেদনকাৰীৰ সৈতে সম্পৰ্ক	ID প্ৰকাৰ	ID নম্বৰ	শিক্ষাৰ স্তৰ	NGP*	জীৱিকা	আয়/ বৰঙণি	স্বাস্থ্য (H/U/D)**

কেৱল অফিচৰ ব্যৱহাৰৰ বাবে

আবেদনৰ মাধ্যম ☐ উপভোক্তা ৰেফাৰেল ☐ USFB কৰ্মচাৰী ☐ অন্যান্য _____

প্ৰলেখন মাচুল ☐

ধনৰাশি ₹ ত ☐ নগদধন ☐ চেক ☐ অনলাইন ☐ চেক নম্বৰ _____ তাৰিখ _____

ৰেফাৰকৰোতাৰ নাম ৰেফাৰকৰোতাৰ ID:

ঋণ বিষয়া কৰ্মচাৰীৰ ID : UJJ পদবী _____

ঋণ বিষয়া কৰ্মচাৰীৰ ID : UJJ পদবী _____

ব্যৱসায়ৰ পৰা ইকবালী সাফ্ৰী কৰ্মচাৰীৰ ID : UJJ পদবী _____

ঋণৰ পৰা ইকবালী সাফ্ৰী কৰ্মচাৰীৰ ID : UJJ পদবী _____

উৎপাদৰ বৈশিষ্ট্যবোৰ

উৎপাদৰ প্ৰকাৰ	ঋণৰ ধনৰাশি (লাখ ₹ ত)	অৱধি (মাহত)	অন্যান্য
বিকাশ লোন	₹2 – ₹10 লাখ	24 – 84 মাহ	লগহীন মাচুল: ₹3000/- + GST প্ৰলেখন মাচুল: 2% + GST
বিকাশ লোন BT	₹2 – ₹10 লাখ	24 – 84 মাহ	CERSAI প্ৰভাৱসমূহ: 5 লাখ পৰ্যন্ত (₹50/-) 5 লাখতকৈ অধিক (₹100/-)

ঋণ আবেদনৰ প্ৰাপ্তিস্বীকাৰ

উজ্জীৱন SFB লিমিটেডে (USFB) সেই ঋণ আবেদনৰ প্ৰাপ্তিস্বীকাৰ কৰিছে যিখনৰ প্ৰেক্ষিত হ'ল _____ (আবেদনকাৰীৰ নাম) ইয়াৰ পৰা 30 দিনৰ ভিতৰত এই আবেদনৰ সন্দৰ্ভত লোৱা সিদ্ধান্ত আমি জানিবলৈ দিম। উৎপাদৰ বৈশিষ্ট্যবোৰ আমাৰ ৱেবছাইটত লভ্য (<https://www.ujjivansfb.in/personal/loans/vikas-loan>) অনুগ্ৰহ কৰি এই বিষয়ে অৱগত হওক যে বেংকৰ নীতি আৰু বিনিয়ামক নিয়মসমূহৰ ওপৰত নিৰ্ভৰ কৰি এইখন আবেদন PSL ৰ অধীনত শ্ৰেণীবদ্ধ কৰা হ'ব পাৰে।

ঘোষণা

- 1) ঋণৰ আৰ্থিক অনুমোদন উজ্জীৱন স্মল ফাইনেচ্যু বেংক লিমিটেডৰ (ইয়াৰ পাছৰ পৰা উল্লেখ কৰা হ'ব "এই বেংক" বুলি) স্বতঃবিবেচনাধীন হ'ব। এই বেংকে কোনো কাৰণ নেদেখুৱাকৈ মোৰ/আমাৰ আবেদন অগ্ৰাহ্য কৰিব পাৰে। মোৰ/আমাৰ আৰু অধিক ঋণ প্ৰয়োজনৰ বাবে বিভ্ৰমোদন ধৰাৰ বাবে এই বেংকৰ বাধ্যবাধকতা নাথাকিব। আনকি আৰ্থিক অনুমোদন দিয়াৰ পাছতো, তেতিয়ালৈকে এই বেংকে এই ঋণৰ সংৰিতৰণ কৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে মই প্ৰযোজ্য নিয়ম আৰু চৰ্তাৱলী অনুপালন নকৰোঁ।
- 2) এই ঋণ পৰিচালিত কৰা নিয়ম আৰু চৰ্তাৱলী আৰু প্ৰভাৱ তথা মাচুল মানি চলিবলৈ মই/আমি বাধ্য হ'ম। মই/আমি সেইবোৰ নিয়ম আৰু চৰ্তাৱলীও মানি চলিম যিবোৰ এই বেংকে সময়ে সময়ে ধাৰ্য কৰি দিব পাৰে। সময়ে সময়ে নিয়ম আৰু চৰ্তাৱলী, প্ৰভাৱ আৰু মাচুল সলনি কৰিবলৈ, পৰিৱৰ্তন কৰিবলৈ বা সংশোধন কৰিবলৈ এই বেংকৰ প্ৰাধিকাৰ থাকিব, আৰু এই বেংকৰ ৱেবছাইটত (www.ujjivansfb.in) আৰু/বা যিকোনো শাখাত প্ৰকাশ কৰা এনে আটাইবোৰ সিদ্ধান্ত মোৰ/আমালৈ দিয়া পৰ্যাপ্ত জাননী হ'ব আৰু মই/আমি সেইবোৰ মানি চলিবলৈ বাধ্য থাকিম।
- 3) এই ঋণ সেই উদ্দেশ্যত ব্যৱহাৰ কৰা হ'ব যি উদ্দেশ্যত এই ঋণটোৰ সুবিধা ল'ব খোজা হৈছে।
- 4) মই/আমি ইয়াত উল্লেখ কৰা স্বত্বৰ সম্পত্তিৰ বাস্তৱিক মালিক/যুটীয়া বা পৃথক পৃথক মালিক আৰু এই সম্পত্তি মোৰ/আমাৰ পৰম দখলত আছে। এই সম্পত্তিত মোৰ/আমাৰ স্পষ্ট, মান্য, বিপণনযোগ্য আৰু ভাৰমুক্ত হকৰ সন্দৰ্ভত পৰ্যাপ্ত দস্তাৱেজমূলক প্ৰমাণ দাখিল কৰি মই/আমি এই বেংকক পতিয়ন নিয়াম।
- 5) কোনো আইন, নিয়ম বা বিনিয়মনৰ দ্বাৰা হোৱা প্ৰয়োজন/প্ৰাপ্ত অনুমতি অনুসাৰে বা এই বেংকৰ প্ৰয়োজন অনুসাৰে মোৰ/আমাৰ বিষয়ে বা মোৰ/আমাৰ একাউণ্ট(বোৰ)ৰ বিষয়ে যিকোনো বা গোটেইখিনি তথ্য আৰু ডেটা (য'ত সন্নিৱিষ্ট থাকিব ব্যক্তিগত স্পৰ্শকাতৰ ডেটা/তথ্য আৰু/বা তেনে আন যিকোনো তথ্য যিবোৰ তথ্য সদৰি কৰাৰ বাবে ইনফৰ্মেছন প্ৰযুক্তি অধিনিয়ম, 2000 আৰু ইনফৰ্মেছন প্ৰযুক্তি (যুক্তিসংগত নিৰাপত্তা প্ৰথাসমূহৰ অধীনত আৰু কাৰ্যবিধি তথা স্পৰ্শকাতৰ ব্যক্তিগত ডেটা বা তথ্য) নিয়মাবলীৰ অধীনত এটা সন্মতিৰ প্ৰয়োজন হয়, মই/আমি প্ৰদান কৰাই হওক বা অন্য ধৰণে আহৰণ কৰাই হওক, সেইবোৰ যিকোনো বিধিসন্মত/বিনিয়ামক নিকায় বা বিত্তীয় প্ৰতিষ্ঠান বা ক্ৰেডিট ব্যুৰো/অভিকৰণ বা এই বেংকৰ মূল/সহায়ক/সংবন্ধ/সহযোগী নিকায় বা এই বেংকে কামত লগোৱা বা এই বেংকৰ ব্যৱসায়িক সম্পৰ্ক থকা আন যিকোনো তৃতীয় পক্ষৰ সৈতে বিনিয়ম কৰিবলৈ, শ্বেয়াৰ কৰিবলৈ, সদৰি কৰিবলৈ বা এৰি দিবলৈ মই/আমি এই বেংকক প্ৰাধিকাৰ প্ৰদান কৰিছোঁ, আৰু এনে তথ্য ব্যৱহাৰ কৰাৰ/শ্বেয়াৰ কৰাৰ কাৰণে মই/আমি এই বেংকক বা ইয়াৰ অভিকৰ্তাসকলক/পুৰতিনিধিসকলক/কৰ্মচাৰীসকলক উত্তৰদায়ী নকৰিম।
- 6) লিখিতভাৱে সদৰি কৰা ব্যাস্তিৰ ব্যতিক্ৰম, মই/আমি এই বেংকৰ বা আন কোনো বেংকৰ এগৰাকী সঞ্চালক বা এগৰাকী জোষ্ঠ বিষয়া নহয় বা এগৰাকী সঞ্চালক বা এগৰাকী জোষ্ঠ বিষয়াৰ আত্মীয় নহয় বা মই/আমি চলোৱা কাৰ্যকলাপত এই বেংকৰ কোনো সঞ্চালকৰ বা কোনো জোষ্ঠ বিষয়াৰ বা তেওঁলোকৰ কোনো আত্মীয়ৰ কোনো বহুত অধিক স্বাৰ্থ নাই।
- 7) মই/আমি ব্যতিক্ৰমী ঋণলগত/ইচ্ছাকৃত ব্যতিক্ৰমী ঋণলগত নহয় বা ব্যতিক্ৰমী ঋণলগত/ইচ্ছাকৃত ব্যতিক্ৰমী ঋণলগত ঘোষণাৰ বাবে গ্ৰহণ কৰা কোনো কাৰ্যব্যৱস্থাৰ মুখামুখি হোৱা নাই আৰু যদি কোনো ঋণদিওঁতাই মোক/আমাক ইচ্ছাকৃত ব্যতিক্ৰমী ঋণলগত বুলি ঘোষণা কৰিবলৈ কিবা কাৰ্যব্যৱস্থা আৰম্ভ কৰিছে বা আৰম্ভ কৰাৰ ভাবুকি দিছে, তেন্তে মোৰ/আমাৰ বিৰুদ্ধে যথাযথ কাৰ্যব্যৱস্থা লোৱাৰ অধিকাৰ এই বেংকৰ থাকিব।
- 8) টেলিফোন/মোবাইল/SMS/ই-মেইলৰ জৰিয়তে এই বেংকৰ দ্বাৰা বা ইয়াৰ অভিকৰ্তাসকলৰ দ্বাৰা লেনদেনমূলক, উত্তৰমূলক আৰু লগতে সেৱা সম্পৰ্কীয় কল বা মেছেজৰ বাবে মোৰ/আমাৰ কনটেক্ট নম্বৰ/ই-মেইল ID ব্যৱহাৰ কৰিবলৈ এই বেংকক প্ৰাধিকাৰ দিয়া হৈছে।
- 9) ইয়াত দিয়া বিশিষ্টসমূহত কোনো পৰিৱৰ্তন সংঘটিত হ'লে মই/আমি এনে পৰিৱৰ্তনৰ 2 (দুই) দিনৰ ভিতৰতে সেই কথা সহায়ক প্ৰমাণসহিত এই বেংকক লিখিতভাৱে জনাম, আৰু তেতিয়ালৈকে এই ঋণৰ সন্দৰ্ভত ইয়াত দিয়া তথ্যকে স্বীকৃতি দিবলৈ এই বেংকক প্ৰাধিকাৰ দিয়া হৈছে।
- 10) ওপৰত দিয়া মোবাইল নম্বৰ আৰু ই-মেইল এড্ৰেছ মোৰ/আমাৰ বিশিষ্ট নিয়ন্ত্ৰণত আছে।
- 11) ডু নট কল ৰেজিষ্ট্ৰিবোৰৰ পৰা মোৰ/আমাৰ কনটেক্ট নম্বৰ বিপণীকৃত কৰিবলৈ আৰু লগতে মোৰ/আমাৰ কনটেক্ট নম্বৰৰ DND স্থিতি নিষ্ক্ৰিয় কৰিবলৈ/বিপণীকৃত কৰিবলৈ এই বেংকক প্ৰাধিকাৰ দিয়া হৈছে। মই/আমি এই বিষয়েও সচেতন যে এই বেংকে মোৰ/আমাৰ কনটেক্ট নম্বৰৰ DND/NDNC স্থিতি নিষ্ক্ৰিয় কৰাৰ/বিপণীকৃত কৰাৰ পাছত মোৰ/আমাৰ স্বতঃবিবেচনাৰ অধীনত মোৰ/আমাৰ কনটেক্ট নম্বৰৰ DND/NDNC স্থিতি পুনৰ পণীকৃত কৰাৰ অধিকাৰ মোৰ/আমাৰ আছে।
- 12) আনকি এই ঋণ আবেদন অগ্ৰাহ্য কৰা হ'লেও বা আবেদন কৰা ঋণটো (যদি অনুমোদন দিয়া হৈছে) বন্ধ কৰি দিয়াৰ পাছতো এই আবেদনৰ সৈতে মোৰ/আমাৰ দ্বাৰা দাখিল কৰা হোৱা ফটোগ্ৰাফ আৰু দস্তাৱেজসমূহ মোক/আমাক ঘূৰাই নিদিয়াকৈ, নিজৰ হাতত ৰাখি থ'বলৈ এই বেংকক প্ৰাধিকাৰ দিয়া হৈছে।
- 13) ইয়াত ওপৰত নিৰ্দিষ্ট কৰি দিয়া প্ৰতিটো তথ্যৰ সম্পৰ্ক আছে মোৰ/আমাৰ সৈতে আৰু এইবোৰ হ'ল সকলো দিশতে সত্য, শুদ্ধ আৰু সম্পূৰ্ণ আৰু মই/আমি কোনো তথ্য নিদিয়াকৈ থকা নাই। এই বেংকে কৰা অনুৰোধ সাপেক্ষে, মই/আমি তেনে আন দস্তাৱেজ, তথ্য, সামগ্ৰী আৰু বস্তু দাখিল কৰিম যিবোৰ এই বেংকে আৱশ্যকীয় বুলি বিবেচনা কৰিব পাৰে। মই/আমি এই বেংকক, ইয়াৰ সংবন্ধ গোটসমূহক, উত্তৰসূৰী স্বত্ব নিয়োগীক, বিষয়াসকলক আৰু কৰ্মচাৰীসকলক, ক্ষতিবুণ দিম আৰু ক্ষতিপূৰ্তি কৰি থাকিম সকলো সময়তে আৰু তেনে আটাইবোৰ কাৰ্যব্যৱস্থা, দাবী, লোকচান, বা আৰু খৰচৰ পৰা আৰু সেইবোৰৰ বিৰুদ্ধে যিবোৰ এই বেংকে যিকোনো সময়তে ভৰিবলগীয়া হ'ব পাৰে বা বহন কৰিবলগীয়া হ'ব পাৰে মোৰ/আমাৰ কোনো অৱহেলা/ভুলৰ পৰিণতিত বা প্ৰযোজ্য নিয়মাবলী আৰু বিনিয়মনসমূহৰ আৰু/বা নিয়ম আৰু চৰ্তাৱলীৰ কোনোবাটোৰ মই/আমি অনুপালন নকৰাৰ পৰিণতিত, বা এই বেংকক মোৰ/আমাৰ বিষয়ে কোনো অশুদ্ধ বা অসম্পূৰ্ণ তথ্য প্ৰদান কৰাৰ কাৰণত।

14) আধাৰ ব্যৱহাৰৰ বাবে দিয়া প্ৰাধিকাৰ

- **(বায়"মেট্ৰিকৰ বাবে):** এই ঋণৰ সম্পৰ্কত একাউণ্ট খোলাৰ উদ্দেশ্যত বা এই বেংকৰ সৈতে নিৰ্দেশাৱলীৰ প্ৰলেনখনৰ উদ্দেশ্যত মোৰ/আমাৰ পৰিচয় প্ৰতিষ্ঠা কৰাৰ বাবে ভাৰতীয় অনন্য পৰিচয়জ্ঞাপক প্ৰাধিকৰণৰ ("UIDAI") সৈতে, UIDAI ৰ পথ-নিৰ্দেশনাৱলী অনুসাৰে এটা গ্ৰহণযোগ্য ধৰণেৰে বা কোনো অধিনিয়ম বা আইনৰ অধীনত সময়ে সময়ে প্ৰমাণীকৰণৰ সময়ত মোৰ/আমাৰ আধাৰ নম্বৰ আৰু বায়"মেট্ৰিক তথ্য ব্যৱহাৰ কৰিবলৈ মই/আমি স্বেচ্ছামূলকভাৱে মোৰ/আমাৰ সন্মতি দিছোঁ। এই বেংকে মোক/আমাক এই কথা জনাইছে যে এই বেংকৰ দ্বাৰা আন কোনো উদ্দেশ্যতে, মোৰ/আমাৰ আধাৰ নম্বৰ আৰু বায়"মেট্ৰিক তথ্য মজুত কৰা/শ্বেয়াৰ কৰা/ব্যৱহাৰ কৰা নহ'ব, যেতিয়ালৈকে এনে কৰাটো কোনো আইনৰ বাবে প্ৰয়োজনীয় নহয় বা আইনৰ দ্বাৰা অনুমতিযোগ্য নহয়। মোৰ/আমাৰ পৰিচয় প্ৰতিষ্ঠা কৰিবলৈ যে আধাৰৰ অফলাইন সত্যাপন, পাছপৰ্টৰ ব্যৱহাৰ বা আনুষ্ঠানিকভাৱে মান্য আন কোনো দস্তাৱেজৰ দৰে আন উপায়ো আছে, সেই বিষয়ে মই/আমি সচেতন। মই/আমি লগতে এই কথা নিশ্চিত কৰিছোঁ যে মোৰ/আমাৰ দ্বাৰা দাখিল কৰা হোৱা তথ্য হ'ল সত্য আৰু শুদ্ধ আৰু যদি মোৰ/আমাৰ দ্বাৰা কোনো অশুদ্ধ তথ্য প্ৰদান কৰা হয়, তেন্তে তাৰ বাবে মই/আমি এই বেংকক জগৰীয়া নকৰিম।
- **(আধাৰৰ ভৌতিক প্ৰতিলিপিৰ বাবে):** মই/আমি ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে মই/আমি স্বেচ্ছামূলকভাৱে মোৰ/আমাৰ আধাৰ কাৰ্ড/ই-আধাৰ এই বেংকৰ ওচৰত দাখিল কৰিছোঁ আৰু এইখিনি মোৰ/আমাৰ পৰিচয় আৰু/বা ঠিকনাৰ প্ৰমাণৰ বাবে ব্যৱহাৰ কৰিবলৈ এই বেংকক অনুৰোধ কৰিছোঁ আৰু প্ৰাধিকাৰ দিছোঁ।

15) কেন্দ্ৰীয় KYC

ইয়াত ওপৰত প্ৰদান কৰা বিৱৰণ কেন্দ্ৰীয় KYC ৰেজিষ্ট্ৰিত আপলোড কৰিবলৈ মই/আমি এই বেংকক প্ৰাধিকাৰ দিছোঁ। মই/আমি লগতে KYC নম্বৰৰ ভিত্তিত কেন্দ্ৰীয় KYC ৰ পৰা মোৰ/আমাৰ KYC বিৱৰণ ডাউনলোড কৰিবলৈ এই বেংকক প্ৰাধিকাৰ দিছোঁ।

"লেনদেনমূলক/উত্তৰণমূলক/সেৱামূলক কল/মেছেজৰ বাবে এই প্ৰপত্ৰত উল্লেখ কৰা হোৱা মোৰ/আমাৰ কনটেক্ট নম্বৰ ব্যৱহাৰ কৰিবলৈ মই/আমি উজ্জীৱন স্মল ফাইনেচ্যু বেংক লিমিটেডক প্ৰাধিকাৰ দিছোঁ।"

☐ হয় ☐ নহয়

আবেদনকাৰীৰ ফটো

(ইয়াত ফটোখন আঠা লগাই দিয়ক
আৰু পথালিকৈ এনেকৈ চহী কৰক
যাতে চহীটো ফটোখনৰ ওপৰতো আৰু
লগতে প্ৰপত্ৰখনৰ ওপৰতো থাকে)

আবেদনকাৰীৰ নাম

আবেদনকাৰীৰ স্বাক্ষৰ

তাৰিখ

D

D

M

M

Y

Y

Y

Y

সহ-আবেদনকাৰীৰ ফটো

(ইয়াত ফটোখন আঠা লগাই দিয়ক
আৰু পথালিকৈ এনেকৈ চহী কৰক
যাতে চহীটো ফটোখনৰ ওপৰতো আৰু
লগতে প্ৰপত্ৰখনৰ ওপৰতো থাকে)

আবেদনকাৰীৰ নাম

আবেদনকাৰীৰ স্বাক্ষৰ

তাৰিখ

D

D

M

M

Y

Y

Y

Y



উজ্জীৱন স্মল ফাইনেঞ্চ বেংক

এক উন্নত জীৱন গঢ়ক

অতিৰিক্ত সহ-আবেদনকাৰী প্ৰপত্ৰ

অনুগ্ৰহ কৰি কেরল কেপিটেল লেটাৰত আৰু বলপইণ্ট পেনেৰেহে যেন তথ্যবোৰ পূৰায়।

স্বাধীন আবেদনকাৰীৰ নাম

ব্যক্তিগত বিৱৰণ (ব্যক্তিগত)

আবেদনকাৰীৰ সৈতে সম্পৰ্ক _____

নাম

লিঙ্গ ☐ পুৰুষ ☐ মহিলা ☐ তৃতীয় লিঙ্গ

পিতৃৰ নাম

মাতৃৰ নাম

মাতৃৰ প্ৰথম নাম

জীৱনসঙ্গীৰ নাম

জন্মতাৰিখ

বৈবাহিক স্থিতি ☐ অবিবাহিত ☐ বিবাহিত ☐ বিধৱা ☐ বিবাহ বিচ্ছেদ হোৱা ☐ বেলেগে থকা

ৰাষ্ট্ৰীয়তা ☐ ভাৰতীয় ☐ NRI ☐ অন্যান্য _____

ধৰ্ম ☐ হিন্দু ☐ মুছলিম ☐ শিখ ☐ খ্ৰীষ্টিয়ান ☐ জোৰোষ্টিয়ান ☐ বৌদ্ধ ☐ জৈন ☐ অন্যান্য _____

শ্ৰেণী ☐ SC ☐ ST ☐ OBC ☐ সাধাৰণ ☐ অন্যান্য ☐ বিকলাঙ্গতা লৈ জীয়াই থকা লোক

সৰ্বোচ্চ শৈক্ষিক অৰ্হতা

PAN নম্বৰ

☐ UID নম্বৰ _____ জাৰি কৰাৰ তাৰিখ

☐ VID নম্বৰ _____ জাৰি কৰাৰ তাৰিখ

☐ পাছপৰ্ট নম্বৰ _____

☐ ড্ৰাইভিং লাইচেন্স _____

ম্যাদসমাপ্তিৰ তাৰিখ

বৰ্তমানৰ ঠিকনা ☐ আবেদনকাৰীৰ সৈতে একে

হাউচ নম্বৰ

পথ/এলেকা

চহৰ

জিলা

ৰাজ্য

পিনকোড

ঘৰৰ প্ৰকাৰ ☐ নিজা ☐ লীজত লোৱা ☐ ভাড়া লৈ লোৱা থকাৰ বছৰৰ সংখ্যা

মোবাইল নম্বৰ

স্থায়ী ঠিকনা ☐ আবেদনকাৰীৰ সৈতে একে ☐ যোগাযোগৰ বাবে অগ্ৰাধিকাৰপ্ৰাপ্ত ঠিকনা

হাউচ নম্বৰ

পথ/এলেকা

লেণ্ডমাৰ্ক

চহৰ

জিলা

ৰাজ্য

পিনকোড

ঘৰৰ প্ৰকাৰ ☐ নিজা ☐ লীজত লোৱা ☐ ভাড়া লৈ লোৱা

মোবাইল নম্বৰ

কৰ্মসংস্থানৰ প্ৰকৃতি ☐ স্বনিয়োজিত ☐ বেতনভোগী ☐ হাজিৰা কৰা কৰ্মী ☐ চুক্তিবদ্ধ শ্ৰমিক ☐ কৃষি

জীৱিকাৰ বিৱৰণ - সহ-আবেদনকাৰী

জীৱিকাৰ শ্ৰেণী* ☐ বেতনভোগী ☐ ব্যৱসায় ☐ পেছাদাৰী ☐ অৱসৰপ্ৰাপ্ত ☐ কৃষক ☐ অন্যান্য

নিয়োগকৰ্তাৰ/ব্যৱসায়ৰ নাম*

ঠিকনাৰ শাৰী 1*

ঠিকনাৰ শাৰী 2*

ঠিকনাৰ শাৰী 3*

এলেকাৰ নাম

চহৰ/নগৰ/গাঁও*

জিলা*

পিনকোড*

ফোন নম্বৰ (STD কোডৰ সৈতে)

ই-মেইল ID* (আনুষ্ঠানিক)

যদি বেতনভোগী* ☐ কেন্দ্ৰীয়/ৰাজ্য চৰকাৰ ☐ Pvt. Ltd. ☐ Public Ltd. ☐ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ☐ শৈক্ষিক প্ৰতিষ্ঠান

☐ MNC ☐ স্বত্বধাৰী/অংশীদাৰিত্ব ☐ অন্যান্য

পদবী

সাম্প্ৰতিক কৰ্ম অভিজ্ঞতা মূঠ কৰ্ম অভিজ্ঞতা

যদি ব্যৱসায়* ☐ বণিক ☐ উৎপাদনকাৰী ☐ পাইকাৰী বিক্ৰেতা ☐ সেৱা প্ৰদানকাৰী ☐ অন্যান্য

যদি পেছাদাৰী* ☐ চিকিৎসক ☐ CA/CWA/CS ☐ স্থপতি ☐ অধিবক্তা ☐ অন্যান্য

ব্যৱসায়/পেছা আৰম্ভ হোৱাৰ তাৰিখ

সংস্থাৰ প্ৰকাৰ* ☐ স্বত্বধাৰীমূলক ☐ অংশীদাৰিত্ব ☐ LLP ☐ Pvt. Ltd. ☐ Public Ltd. ☐ ন্যাস ☐ ছ'চাইটি ☐ HUF ☐ ব্যক্তিগত

যোগাযোগৰ ঠিকনা* ☐ সাম্প্ৰতিক ☐ স্থায়ী ☐ কাৰ্যালয়

GST ৰ সৈতে পঞ্জীভুক্ত ☐ ইয়া ☐ নহয়

যদি হয়, GSTIN

- **বায়ু/মেষ্ট্রিকৰ বাবে:** এই স্বপৰ স্পৰ্শকট একাউণ্ট খোলাৰ উদ্দেশ্যত বা এই বেংকৰ সৈতে নিৰ্দেশাৱলীৰ প্ৰাৰম্ভৰ উদ্দেশ্যত মোৰ/আমাৰ পৰিচয় প্ৰতিষ্ঠা কৰাৰ বাবে ভাৰতীয় অনন্য পৰিচয়প্ৰাপক প্ৰাধিকৰণৰ (“UIDAI”) সৈতে, UIDAI ৰ পথ-নিৰ্দেশনাৱলী অনুসৰে এটা গ্ৰহণযোগ্য ধৰণে বা কোনো অধিনিয়ম বা আইনৰ অধীনত সময়ে সময়ে প্ৰমাণীকৰণৰ সময়ত মোৰ/আমাৰ আধাৰ নম্বৰ আৰু বায়ু/মেষ্ট্ৰিক তথ্য ব্যৱহাৰ কৰিবলৈ মই/আমি স্বেচ্ছামূলকভাৱে মোৰ/আমাৰ সম্মতি দিছোঁ। এই বেংকে মোক/আমাক এই কথা জনাইছে যে এই বেংকৰ দ্বাৰা আন কোনো উদ্দেশ্যত, মোৰ/আমাৰ আধাৰ নম্বৰ আৰু বায়ু/মেষ্ট্ৰিক তথ্য মজুত কৰা/স্বাৰ্থ কৰা/ব্যৱহাৰ কৰা নহ'ব, যেতিয়ালৈকে এনে কৰাটো কোনো আইনৰ বাবে প্ৰয়োজনীয় নহয় বা আইনৰ দ্বাৰা অনুমতিযোগ্য নহয়। মোৰ/আমাৰ পৰিচয় প্ৰতিষ্ঠা কৰিবলৈ যে আধাৰৰ অফলাইন সত্যাপন, পাছপৰ্টৰ ব্যৱহাৰ বা আনুষ্ঠানিকভাৱে সন্য আন কোনো দস্তাবেজৰ দৰে আন উপায়ে আছে, সেই বিষয়ে মই/আমি সচেতন। মই/আমি লগতে এই কথা নিশ্চিত কৰিছোঁ যে মোৰ/আমাৰ দ্বাৰা দাখিল কৰা হোৱা তথ্য হ'ল সত্য আৰু শুদ্ধ আৰু যদি মোৰ/আমাৰ দ্বাৰা কোনো অশুদ্ধ তথ্য প্ৰদান কৰা হয়, তেন্তে তাৰ বাবে মই/আমি এই বেংকক জগৰীয়া নকৰিম।
- **আধাৰৰ ত্ৰৈতিক প্ৰতিলিপিৰ বাবে:** মই/আমি ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে মই/আমি স্বেচ্ছামূলকভাৱে মোৰ/আমাৰ আধাৰ কাৰ্ড/ই-আধাৰ এই বেংকৰ ওচৰত দাখিল কৰিছোঁ আৰু এইখিনি মোৰ/আমাৰ পৰিচয় আৰু/বা ঠিকনাৰ প্ৰমাণৰ বাবে ব্যৱহাৰ কৰিবলৈ এই বেংকক অনুৰোধ কৰিছোঁ আৰু প্ৰাধিকাৰ দিছোঁ।

15) কেন্দ্রীয় KYC

“লেনদেনমূলক/উত্তরণমূলক/সেৱামূলক কল/মেছেজৰ বাবে এই প্ৰপত্ৰত উল্লেখ কৰা হোৱা মোৰ/আমাৰ কনটেক্ট নম্বৰ ব্যৱহাৰ কৰিবলৈ মই/আমি উজ্জীৱন স্মল ফাইনেচ্যু বেংক লিমিটেডক প্ৰাধিকাৰ দিছোঁ।” ☐ হয় ☐ নহয়

টোকা: এইখন প্ৰপত্ৰ হ'ল বিকাশ লোন আবেদন প্ৰপত্ৰৰ এক পৰিশিষ্ট।